

# সিল্দিয়াদ আৰু সাতেটি জলযাত্ৰা

আজলীতৰা নেওগ



সিন্দবাদ  
আৰু  
সাতোটি জলযাত্ৰা

আজলীতৰা নেওগ

SINDABAD ARU SATOTI JALJATRA : Adopted from Arabian Nights in Assamese by Ajaleetara Neog and published by Xuwani Prakash, Guwahati - 781005.

---

© শুভনী প্রকাশ

প্রথম তাঙ্গৰণ : ১৮৫৯ শক  
দ্বিতীয় তাঙ্গৰণ : ১৮৬২ শক  
তৃতীয় তাঙ্গৰণ : ১৮৭৫ শক  
পুনৰ মুদ্রণ : ৫ ডিচেম্বৰ, ২০০৫

মূল্য : ২০.০০ টকা

বেটুপাত আৰু অঙ্গসজ্জা : শ্রীঅতুল বৰুৱা

প্রকাশক : শুভনী প্রকাশ  
গুৱাহাটী-শিলং পথ  
ভঙাগড়, গুৱাহাটী - ৭৮১০০৫

মুদ্রক : শৰাইঘাট ফটো টাইপছ  
উদ্যোগ পাম, বামুণীমেদাম  
গুৱাহাটী - ৭৮১০২১

## অর্পণ

দয়া আৰু কৰণাৰ  
প্ৰতিমূৰ্তি স্বৰূপা  
অকৃত্ৰিম মেহময়ী  
শ্ৰীযুক্তা চন্দ্ৰপ্ৰভা নেওগনী  
শাহ আইব পৱিত্ৰ শ্ৰীচৰণ কমলত

বোৱাৰীয়েকৰ ভক্তিৰ অৰ্ঘ্য  
“শুৰণীকণ”

## পাতনি

পারস্য দেশৰ পুৰণি ৰজাসকলৰ ইতিবৃত্তত অতি প্ৰসিদ্ধ এজন ৰজা আছিল। তেওঁ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু চীন দেশলৈকে তেওঁৰ বাজ্যৰ বিস্তাৰ কৰিছিল। তেওঁৰ পাছত তেওঁৰ বৰ পুতেক শ্বাবিয়াৰে তেওঁৰ বাজ্যৰ সৰহ ফাল অধিকাৰ কৰিছিল আৰু সৰু পুতেক শ্বাজেনান সমৰকণৰ অধিপতি হৈছিলগৈ।

দহ বছৰ এইদৰে এৰা-এৰি হৈ থকাৰ পাছত শ্বাবিয়াৰে মৰমৰ ভায়েক শ্বাজেনানক চাৰলৈ বৰ হেঁপাহ কৰি সসম্মানে তেওঁক মাতি আনিবলৈ বহুত লগুৱা-লিগিবা আৰু পৰিজনেৰে মন্ত্ৰীক পঠাই দিলে। শ্বাজেনানে সমুচ্চিত সপ্তমেৰে তেওঁলোকক শুশ্ৰূষা কৰিলে, আৰু মন্ত্ৰীৰ মুখে চেনেহৰ সহোদৰৰ ইচ্ছা বুজি তেওঁ বৰ আহুদিত হ'ল। তেওঁ বাজ্যৰ ভাৰ অলপ দিনৰ বাবে আনৰ হাতত অৰ্পণ কৰি দহ দিনৰ ভিতৰতে তেওঁলোকৰ লগত ছুলটানৰ ওচৰলৈ যাবলৈ দিহা-যুগ্মতি কৰিবলৈ ধৰিলে।

দহ দিনৰ পাছত প্ৰজাৰৎসল ৰজা শ্বাজেনানে বাণীৰ পৰা মেলানি লৈ নগৰৰ বাহিৰ ওলাল। কিন্তু নগৰৰ বাহিৰতে টম্বু তবি সেইদিনা তেওঁ সেই মন্ত্ৰীৰ লগত মাজ নিশালৈকে নানা কথা-বতৰা পাতি থাকিল। আকৌ এবাৰ আহি তেওঁ তেওঁৰ প্ৰাণসমা বাণীক চাই যাবৰ হেঁপাহেৰে নগৰ সোমাল। কিন্তু কি অদৃষ্টৰ ফেৰ! তেওঁ আহি দেখে যে প্ৰাণতকৈও অধিক আদৰৰ বুলি যাক সদায় ভাৰি আহিছিল, সেই বাণী বিশ্বাস ঘাতকিনী, অসতী!! তেওঁ ততালিকে ফঁকৰ পৰা তৰোৱাল উলিয়াই লৈ সেই পাতকিনীক নিজ হাতে তাইৰ উপযুক্ত দণ্ড বিহিলে।

পিছদিনা পুৱাই তেওঁলোক সেই মাননীয় ছুলটানৰ বাজধানীৰ ফালে বেগাই যাত্রা কৰিলে। বাজধানীৰ ওচৰ চাপোঁতেই চুলতানে নিজে সপৰিজনে অতি সমাৰোহে সমৰকণৰ অধিপতিক আদৰি নিলেহি। ইমান

दिनब यूरत भायेकक देखा पाई तेओंब आनन्द, आदर-समादर आऱ्य यतनब सीमा नोहोरा ह'ल।

किञ्च इमानब यूरतो ये भायेक गहीन आऱ्य चिञ्चायुक्त, एই कथा चुलतानब चकुत भालैकैये परिछिल। तेओं तार काबण निबिचारि भायेकब मनत रुड लगावब काबणे यतन करिबैले धरिले। एदिन तेओं चिकाबब दिहा करि भायेकक लगत निबैले चेष्टा करिले, किञ्च श्रीब असुख बुलि ककायेकक पठियाइ एटा कोठालित निजे दुराब मारि सोमाइ थाकिल!

एই कुठ्रीब परा खिरिकियेदि बजाब फुलनि बाबी देखि। हठां तेओं फुलनिब फाले एখन गुप्त दुराब मेल खोरा देखा पाले। तार पाहते बागीक माजत लै सेहफाले बोर्खा पिङ्का कुरिजनी तिरुता ओलाइ अहा तेओंब चकुत परिल। ततालिके सिहँते बोर्खा खहाइ पेलाले। आऱ्य तेओं देखि आचरित ह'ल, तारे दहोटा क'ला गोलाम आऱ्य गाहिपति सिहँतब एकोजनी तिरुता। एनेते चुलतानाइ हातेरे एटा चापरि मारि मात लगाले, 'मछोद्, मछोद्!' तৎक्षणां एटा क'ला मानुह तेओंब ओचरैले लरि ग'ल, आऱ्य ताते सकलोटि कथा-बतवा पाति थाकिल। श्वाजेनानब मन आऱ्य मुख एकेलगे मुकलि ह'ल— तेनेह'ले मह अनाहक भाबिछिलौं बोलौं मोतैके दुर्भगीया आऱ्य पृथिवीत नाइ! तेतियाबे परा तेओंब मनब गधूब भाब खहि परिल, आऱ्य तेओं खाइ-पिङ्कि रुड-आनन्दत काल कटाबैले धरिले।

चुलतान आहि भायेकब एने सुन्दर परिवर्तन देखि अति आनन्दित ह'ल, आऱ्य तेओंक एतिया आगब अरस्ता आऱ्य एतियाब परिवर्तनब काबण सुधिले। भायेके यथाक्रमे सकलो कथा निसक्षोचे ककायेकक बुजाइ क'ले। पोनते भाइ-बोराबीयेकब सेहि विश्वासघातकता आऱ्य तार परिणामब कथा शुनि तेओं भाबिछिल ये तेओंब तिरुता निश्चय तेनेकुरा ह'ब नोराबे; किञ्च निज ककायेकब मुखे येतिया तेओंब चुलतानाबो एने असं चरित्रब कथा शुनिले, तेओं विश्वित होराब लगे लगे भायेकक तार प्रमाण खुजिले। भायेकब निर्देशमते तेओं आको एटा चिकाबब दिहा करि चिकाबैले नैगे भायेकब लगत सेहि कुठ्रीटोत लुकाइ थाकिल। येतिया अविकल भायेकब कथामते निज चकुबे तेओं सकलो

দেখা পালে, তেতিয়া তেওঁ তালিকে ঘৈণীয়েকক হত্যা করাই পেলালে আৰু সেই দাসী কেইজনীক নিজ হাতে তৰোৱালৰ আগত খণ্ড-বিখণ্ড কৰিলে।

তেতিয়াৰে পৰা সেই সৰলচিতীয়া প্ৰজাৰৎসল চুলতান অতি কঠোৰ হ'ল, আৰু তেওঁৰ এই নিষ্ঠুৰ প্ৰতিজ্ঞা বাজ্যত শুনাই দিলে যে-তেওঁ প্ৰত্যেক দিনে এজনী ন ন ছোৱালী ঘৰলৈ আনিব আৰু পিছদিনা পুৱাই তাইক মৰাই পেলাব। যেই কথা সেই কাম। ৰজাৰ এই অমানুষিক আচৰণ দেখি সকলো প্ৰজাই অতি ত্ৰাস পালে আৰু সকলো তেনেই বিবুদ্ধি হ'ল।

চুলতানৰ এই নৃশংস কাৰ্য্যৰ অনিচ্ছুক যন্ত্ৰ আছিল তেওঁৰ মন্ত্ৰী। এই মন্ত্ৰীৰ দুজনী জীয়েক আছিল। ডাঙৰজনী শ্বেহৰাজাদী, অতি বিচক্ষণ বুদ্ধি আৰু শক্তিসম্পন্না আছিল; কিন্তু সৱাৰো উপৰি আছিল শ্বেহৰাজাদীৰ দেহৰ অতুলন ৰাপ-লাগণ্য। সৰুজনী ডিনাৰজাদীও, বায়েকৰ অনুপাতেই বুদ্ধিমতী আৰু গুণৱতী আছিল।

এদিন কথাৰ ছলতে শ্বেহৰাজাদীয়ে মন্ত্ৰীক জনালে, তেওঁ নিজে ৰজাত বিয়া সোমাব খোজে। মন্ত্ৰীয়ে জীয়েকৰ এই প্ৰস্তাৱ শুনি নিজৰ কাণকে বিশ্বাস কৰিবলৈ টান পালে আৰু জীয়েকে কি কৈছে ভাঙি ক'বলৈ ক'লৈ। তেতিয়া শ্বেহৰাজাদীয়ে ক'লৈ বোলে তেওঁ বিয়া সোমাই চুলতানৰ এই অমানুষিক কাৰ্য্যৰ গতিত বাধা দি নিজৰ নিচিনা সহ্য গাভৰৰ জীৱন ৰক্ষা কৰি ৰজা, মন্ত্ৰী আৰু দেশৰ সুনাম ৰক্ষা কৰিব পাৰিব বুলি তেওঁৰ বিশ্বাস। কিন্তু মন্ত্ৰীয়ে একোপধ্যে এই প্ৰস্তাৱত সম্মতি প্ৰকাশ নকৰে। শ্বেহৰাজাদীয়ে বুজালে বোলে এনে এটি শুভ চেষ্টাত প্ৰাণ গ'লেও সেই মৃত্যু চিৰস্মৰণীয় হ'ব। শেষত অগত্যা জীয়েকৰ প্ৰস্তাৱত সম্মতি দিবলৈ মন্ত্ৰী বাধ্য হ'ল।

পিছদিনা যেতিয়া মন্ত্ৰীয়ে সেই প্ৰস্তাৱ নিজে দাঙি ধৰিলে, চুলতানে আচৰিত হৈ ক'লে, “কি কৈছা? তুমি পাহবিছানেকি মই এজনী ছোৱালী দুদিনৰ কাৰণে বিয়া নকৰাওঁ বুলি কৰা কঠোৰ প্ৰতিজ্ঞা? ভাৰি চোৱা, কাহলৈ পুৱাই প্ৰাণদণ্ডৰ বাবে শ্বেহৰাজাদীক তোমাৰ হাতত সঁপিম, আৰু তুমি তাত দোধোৰমোৰ কৰিলে তোমাৰ নিজ মূৰ কঢ়া যাব।” তেওঁ ক'লে, “চুলতান, মই সকলো বুজিছোঁ। কিন্তু শ্বেহৰাজাদী নিজ প্ৰতিজ্ঞাত অটল।”

বাতি চুলতানে তেওঁর শোরাকুঠবীত শ্বেহরাজাদীক ওৰণি গুচাবলৈ আদেশ দি দেখিলে—পৰিত্ব সুধাসনা মুখখনি! তেওঁ তন্ময় হ'ল; কিন্তু তাৰ লগতে তেওঁৰ চকুত পৰিল সেই সন্দৰ্বীৰ দুগালেদি বোৱা দুধাৰি চকুলো। ততালিকে চুলতানে তেওঁক তাৰ কাৰণ সুধিলে। শ্বেহরাজাদীয়ে ক'লে, “মাননীয় চুলতান, এয়ে যে মোৰ শেষ বাতি, মই ভালকৈ বুজিছোঁ। কিন্তু মোৰ এজনী অতি আদৰৰ ভনী আছে, তাইক যদি এই বাতি মোৰ লগতে এই কুঠবীত শুবলৈ দিয়ে তেনেহ'লে মোৰ শেষ ইচ্ছা পূৰণ হ'ব।” চুলতানে তাত অনুমতি দিলে।

বাতি পুৱাবলৈ আৰু এপৰমান সময় আছে, এনেতে ডিনাৰজাদীয়ে মাত লগালে, “বাইদেউ, তুমি জনা সেই সোৱাদলগা সাধুবোৰৰ এটা সাধু মোক ক'বানে? তুমি নহ'লে আৰুনো মোক কোনে তেনেকুৰা সাধু ক'ব?” শ্বেহরাজাদীয়ে চুলতানৰ অনুমতি খুজিলে, আৰু তেওঁ অনুমতি দিলে। তেতিয়া শ্বেহরাজাদীয়ে ভনীয়েকক শুনিবলৈ কৈ চুলতানক সম্বোধন কৰি এটা সাধু ক'বলৈ ধৰিলে।

সাধুটো আধাৰ্থনি কোৱা হৈছে, এনেতে বাতি পুৱাল। শ্বেহরাজাদী মনে মনে থাকিল! ডিনাৰজাদীয়ে ক'লে, “বাইদেউ, কেনে আচৰিত সাধুটো!” শ্বেহরাজাদীয়ে ক'লে, “বাকীছোৱা আৰু আচৰিত। মাননীয় চুলতানে যদি মোক অহা নিশাটো জীয়াই থাকিবলৈ দিয়ে, তেনেহ'লে সেইছোৱা শুনি দুয়ো অডুত মানিবা।” চুলতানে সাধুটো বিশেষ মনোযোগেৰে শুনি আছিল। তেওঁ ভাবিলে, “শ্বেহরাজাদীতো মোৰ আঠুৱা তলৰ মহ, যেতিয়াই মোহাৰ মাৰোঁ তেতিয়াই মৱিব। বাবু, এবাতি সময় দি সাধুটো শেষ কৰাওঁ।” এই বুলি তেওঁক আৰু এবাতি সময় দিলে।

চুলতান সোনকালে উঠিল। মন্ত্ৰীয়ে নানা চিষ্টা-উদ্বিঘতাৰে গৰমৰ জীয়েকৰ প্ৰাণদণ্ডৰ আদেশ পাৰলৈ ভয় কৰি বাট চাই আছে। কিন্তু তেওঁ আহি তেনে কোনো আদেশ নিদিয়াকৈ শাস্তভাৱে বাজকাৰ্যত মন দিয়া দেখি মন্ত্ৰী অতি আচৰিত হ'ল; কিন্তু তাৰ কাৰণ ভাৱি নাপালে।

পিছ নিশাও ছল-বুদ্ধি কৰি আন এটা সাধু ক'বলৈ আৰু এনিশা সময় ল'লে আৰু চুলতানে তাত আপন্তি কৰিব নোৱাৰিলে। এইদৰে এনিশা-দুনিশাকৈ এহেজাৰ এনিশা শ্বেহরাজাদীয়ে সাধু কৈয়োই থাকিল :

তথাপি তেওঁর সাধুর ওর নপরিল। তাৰ লগে লগে চুলতান শ্বাবিয়াৰ বুকু  
কুমলিবলৈ ধৰিলে আৰু তেওঁৰ কঠোৰ প্ৰতিজ্ঞাৰ বান্ধ ঢিলা হ'ল। তেওঁ  
অন্তৰেৰে শ্বেহৰাজাদীৰ অদ্ভুত শক্তিৰ প্ৰশংসা কৰিলে আৰু পোনতে কি  
অসীম দুঃসাহক সাৰথি কৰি শ্বাবিয়াৰ চুলতানা হ'বলৈ আহিছিল সিও  
তেওঁৰ মনত পৰিল। শ্বেহৰাজাদীয়ে কোৱা সাধুবোৰত এনে অপূৰ্ব মহিমা  
সোমাই আছিল যে তাৰ গুণত শ্বাবিয়াৰ শিলেৰে বক্ষোৱা হিয়াও ফুলৰ  
দৰে কোমল হ'ল আৰু তাৰ গুণত দোঁ-খাই শেহত শ্বেহৰাজাদীক  
ক'লে— ‘অনুপমা শ্বেহৰাজাদী, মই বচিয়াকৈ বুজিছোঁ, তোমাৰ এই  
সোৱাদ সাধুৰ বহঘৰা সহজে শেষ নহয়। এই সাধুবোৰৰ গুণতে এতিয়া  
মোৰ মনৰ খৎ মনতে মাৰ গৈছে, আৰু শুধ চিতেৰে মই সেই নিষ্ঠুৰ  
আইন তুলি লৈছোঁ। আৰু জগতে এতিয়া জানিব যে মোৰ ন্যায়সঙ্গত  
প্ৰতিশোধৰ জুইত জাহ যাৰ লগা সহস্র গাভৰৰ তুমিয়েই ত্রাণ-কৰ্ত্তা।’

শ্বেহৰাজাদীয়ে কৃতজ্ঞতাপূৰ্ণ হিয়াৰে তেওঁৰ ভৱিত দীঘল দি পৰিল।  
মন্ত্ৰী, সভাসদ আৰু গোটেই ৰাজ্যৰ মাজত এই সু-সম্বাদ বাস্তু হৈ পৰিল;  
চুলতান আৰু চুলতানৰ মূৰত সমপ্র বাজ্যৰ শুভ ইচ্ছা আৰু আশীৰ্বাদৰ  
জয়মালা পৰিবলৈ ধৰিলে।

এই সাধুবোৰেই “এহেজাৰ এনিশা” বা “আৰবীয় নিশা” সাধু নামে  
প্ৰায় গোটেই পৃথিৰীত প্ৰথিত। এই সাধুবোৰৰ অতি সুপ্ৰসিদ্ধ সৰবৰহী  
সাধুৰ ভিতৰত “আলিবাবা”, “সিন্দ্বাদ” আৰু “আল্লাউদ্দিন” সাধুৱেই  
প্ৰধান বুলি সকলোৱে একেমুখে কয়। সেই দেখি “আলিবাবা”ৰ পিছতে  
“সিন্দ্বাদ” সাধু লেখিকাই বাইজৰ আগলৈ উলিয়াইছে আৰু সকলোৱে  
উৎসাহ সমাদৰ পাব বুলি আশা কৰিছে।

শুৱনী পজা, যোৰহাট

ফাণুন, ১৮৫৯ শক

শ্ৰীডিম্বেশ্বৰ নেওগ

## সিন্দ্বাদ আৰু সাতোটি জলযাত্ৰা

একালত বাগদাদ্ নগৰত হিন্দ্বাদ নামে এটা দুখীয়া খৰিভাৰী আছিল। সি দিনটো কাঠ কাটি কাঙোৰে কঢ়িয়াই নি নগৰত বেচি কোনোমতে তাৰ ল'ৰা-তিৰোতাৰ সৈতে পেট প্ৰৱৰ্তাইছিল। এদিন সি জহকালি বৰ ব'দত কান্দত মেট-মৰা খৰি এভাৰ লৈ ঘামি-জামি আহিছিল। ভাগৰ লাগি বাটৰ কাষৰ এজোপা বৰ গছৰ তলতে খৰিভাৰ নমাই সি জিৰণি ল'বলৈ বহিল।

অলপ পাৰৰ পাছতে বতাহৰ ঢালত ক'বৰাৰ মধুৰ সঙ্গীত আৰু সুগন্ধি উটি আহি তাৰ দুখ-ভাগৰ পাতলাই দিলে। ইমান সুৱলা গীত আৰু এনে সুমধুৰ গোন্ধি, সি যে জীৱনত কেতিয়াও পোৱা নাই! ঘূৰি চাই সি ভালেমান দুৱাৰ-খিৰিকি থকা বাজ কাৰেঙৰ নিচিনা এটা ঘৰ দেখিবলৈ পালে আৰু সেই ঘৰটোৰ ভিতৰৰ পৰাই সেই গীত আৰু গোন্ধি উটি আহিছিল বুলি সি অনুমান কৰিলে।

চহৰখনৰ এই অঞ্চললৈ হিন্দ্বাদ আগেয়ে কেতিয়াও অহা নাছিল। সেইদেখি সি ওচৰতে এটা মানুহ লগ পাই সুধিলে, “এইটো কাৰ ঘৰ?” মানুহটোৱে ক'লে, “কিয়, তুমি জানো এই চহৰৰে মানুহ নোহোৱা? এইটো সেই ধনী নারিক সিন্দ্বাদৰ ঘৰ!” সিন্দ্বাদৰ নাম আৰু অতুল ঐশ্বৰৰ কথা হিন্দ্বাদে আগেয়েই শুনিছিল। সেই দেখি সি নিজে নিজে ক'বলৈ ধৰিলে, “এই সিন্দ্বাদ আৰু মোৰ ভিতৰত কিমান প্ৰভেদ! মই যিমান ছাল-ছিগা ভিকহ, এওঁ সিমান চহকী। মই ওৰে দিনটো মূৰৰ ঘাম মাটিত পেলাই কাম কৰিও দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নাপাওঁ, আৰু এওঁ বহি বহিয়ে এনে সুখ-সম্পদ ভোঁগ কৰে। ঈশ্বৰৰ এনে অবিচাৰ!”

এইদৰে নানান আকাশ-পাতাল গুণি থাকোঁতেই সেই ঘৰৰ এটা



ভাগৰ লাগি বাটৰ কাষৰ এজোপা বৰ গছৰ তলতে খৰিভাৰ নয়াই সি জিৰণি ল'বলৈ বহিল।


লঞ্চা আহি হিন্দবাদক ক'লে বোলে তাক সেই ঘৰৰ গিৰিহঁতে মাতি  
পঠাইছে। হিন্দবাদৰ ভয় লাগিল, জানোচা সেই ঘৰৰ গিৰিহঁতজনে  
সি নিজে নিজে কোৱা কথা শুনিলৈ! এইবুলি সি নায়াবলৈ চেলু  
রিচাৰি মানুহটোক ক'লে, “মই তালৈ যাব নোৱাৰোঁ। মই মোৰ এই  
ভাৰখন বহুত দূৰলৈ লৈ যাব লাগিব।” তেতিয়া মানুহটোৱে ক'লে,  
“গিৰিহঁতে তোমাৰ এই ভাৰখন যলৈ নিব লাগে নিয়াই দিব, এতিয়া  
তুমি মোৰ পিছে পিছে আহাঁ।”

কোনোমতে এৰাৰ নোৱাৰি সি ভয়ে ভয়ে পিছে পিছে গ'ল আৰু সেই ঘৰৰ ভিতৰ পালেগৈ। তাত এখন ডাঙৰ মেজত বহুমূলীয়া খোৱা বস্তৰে ভালেমান কাঁহী সজোৱা আছে আৰু তাৰ চাৰিওফালে চকীত কেইবাজনো ডাঙৰ মানুহ বহি কথা-বতৰা হৈছে। তাৰ ভিতৰৰে এজন বুঢ়া চানেকীয়া মানুহ তাৰ চকুত পৰিল, আৰু সেইজনেই ঘৰৰ গৰাকী বুলি অনুমান কৰিলে। সেই মানুহজন মৰমিয়াল বুলি তাৰ ধাৰণা হ'ল, আৰু তেওঁৰ চকু দুটিতো সি মৰম বিৰিঞ্জি উঠা দেখিলে। তেতিয়া তাৰ ভয় পাতলিল। তাৰ পাছত সেই মানুহজনে তেনেকুৱা খোৱা বস্তৰে সৈতে একাঁহী বস্ত তাক পেট ভৰাই খারলৈ দিলে।

খুৱাই-ধুৱাই সন্তুষ্ট কৰি সিন্দবাদে তাক মৰমেৰে সুধিলে, “তুমি কোন ? ক'ৰপৰা আহিছা ? সি উত্তৰ দিলে, “মই এটা খৰিভাৰী ! মই নিচেই দুখীয়া। মোৰ নাম হিন্দবাদ।” তেতিয়া তেওঁ তাক মৰমেৰে আকৌ ক'লে, ‘মই এইমাত্ৰ তোমাৰ মুখত দুখৰ কথা শুনিহে তোমাক ইয়ালৈ মাতি পঠাইছিলোঁ। মই যিমান সহজে ইমান চহকী হৈছোঁ বুলি তুমি ভাবিছা, সি সঁচা নহয়। মই ইমান বিপদ-আপদৰ মাজেদি ইমান দুখ-কষ্টৰে ধনী হৈছোঁ যে অতি ধনলোভী মানুহেও মোৰ কাহিনী শুনি আৰু ধন ঘটিব নুখুজিব। বাকু, মই মোৰ কাহিনী কওঁ শুনা।” এইবুলি তেওঁ হিন্দবাদক সুধি তাৰ খৰিভাৰ ঘৰলৈ পঠাই দিয়ালে। সিন্দবাদৰ কাহিনী শুনিবলৈ আটাইবে হেঁপাহ হ'ল। তেওঁ ক'বলৈ ধৰিলে—

## প্ৰথম জলযাত্রা

মোৰ চালুকীয়া অৱস্থাতে পিতাদেউ তুকাল। মই পিতাদেউৰ ভালেমান ধন-সম্পত্তিৰ উত্তৰাধিকাৰী হ'বলৈ পালোঁ। পোনৰ ডেকাকাল পাই ধনক ধন নুবুলি কুসঙ্গত পৰি মই দুই হাতে সেই ধন



মই ধৰা কাঠডোখৰ সৌঁতত উটি গৈ গৈ এটা সক দীপত লাগিলাগৈ।

ছচিয়াবলৈ ধৰিলোঁ। মই অকল যে পৈতৃক ধন-সম্পত্তিবোৰকেহে নষ্ট কৰিলোঁ এনে নহয়, তাৰ লগে লগে মোৰ স্বাস্থ্যও হেৰুৰালোঁ। তাৰ পাছত মই এটা ডাঙৰ নৰিয়াত পৰিলোঁ। তেতিয়া মোৰ সেই সম্পদৰ লগবীয়াসকলে মোক এবি গ'ল আৰু দিনে-ৰাতিয়ে পাটিত পৰি থাকি ডেকা বয়সৰ সেই কুকার্যবোৰৰ বিষয়ে ভাবিবলৈ মোৰ বহুত আহৰি ওলাল। বেমোৰৰ পৰা অলপ সকাহ পাই যেতিয়া মই ক্ৰমে

সুস্থ অৱস্থালৈ আহিলোঁ, তেতিয়া মোৰ যি অলপ ধন-সম্পত্তি বাকী আছিল, তাৰে কিছুমান মাল কিনি লৈ বেগোৰ-বাণিজ্য কৰিবৰ মনেৰে বেলসৰ বন্দৰলৈ জাহাজত যাত্রা কৰিলোঁ।

যাওঁতে কেইটাও বন্দৰত আমাৰ জাহাজ বখাই বস্তু বেচাকিনা কৰি যাবলৈ ধৰিলোঁ। এইদৰে গৈ গৈ আমি সাগৰৰ মাজত এটি সৰু দ্বীপ দেখিলোঁ। দ্বীপটি পৰিষ্কাৰ-পৰিচ্ছন্ন দেখি, তাতে শোৱালোৱাৰ দিহা কৰিবৰ মনেৰে আমি সকলো যাত্ৰী তাতে নামি নানা হাঁহি-ধেমালি কৰিছোঁ। তেনেতে দ্বীপটো লৱিবলৈ ধৰিলৈ। আমাৰ সকলোৰে বৰ ভয় লাগিল। ‘আমি সাগৰৰ এটা বৰ ডাঙৰ তিমি মাছৰ পিঠিতহে উঠি আছো’ বুলি আমি আটায়ে চিএৰ-বাখৰ লগালোঁ। তেতিয়া জাহাজৰ নাৰত কিছুমান জাপ মাৰি উঠিল আৰু কিছুমান সাঁতুৰি সাঁতুৰি জাহাজত উঠিলগৈ। মই নৌ জাপ মাৰিবলৈ পাওঁতেই সেই প্ৰকাণ পানীৰ জন্মটোৱে তললৈ বুৰ মাৰি দিলে।

ভাত-খোৱা মেজৰ কাম চলাবলৈ মই এড়োখৰ আহল-বহল কাঠ নিছিলোঁ। তাতে ধৰি কোনোমতে মই বক্ষা পৰিলোঁ। মই ধৰা কাঠডোখৰ সেঁতত উটি গৈ গৈ এটা সৰু দ্বীপত লাগিলগৈ। তাতে মই নামিলোঁ। নামিয়েই ইফালে সিফালে চালোঁ, ক'তো জন-প্ৰাণীৰ সম্বাৰ নেদেখিলোঁ। তাত মুঠেই কেইটামান ঘোৰা পোৱালি চৰি আছে। কিছুমান গুটি-লগা গছ দেখি তেতিয়াই অলপ ফলাহাৰ কৰিলোঁ। তাৰ পাছত অলপ দূৰতে এটা গুহা দেখিলোঁ আৰু তালে গৈ গুহাটোতে এপৰমান বেলি শুলোঁ। সাৰ পাই উঠি আকো কেইটামান গছৰ গুটি খাই ৰাতিটোৰ কাৰণে জিৰাবলৈ এজোপা ডাঙৰ ওখ গছত উঠিলোঁ।

দ্বীপটোৰ চাৰিওফালে দুপৰমান নিশাত ডৰা, কাঁহ, ঘণ্টাৰ বাদ্য বজা শুনিবলৈ পাই মোৰ সেই চিলমিলকৈ ধৰা টোপনি ভাগিল। সেই বাদ্য ৰাতিপুৱালৈকে বাজিয়ে আছিল। ৰাতি পুৱালত সকলো নিতাল

মাৰিলে আৰু মই কেউফালে চাই কাকো নেদেখি অতি আচৰিত হ'লোঁ। দ্বীপটো নিচেই সক, আৰু মণিব পৰালৈকে তাৰ চাৰিওফালে কোনো জন-প্ৰাণী নাই। মই ঘোৰ নিজৰ আশা এৰি দিলোঁ। তাতে দ্বীপটোত ভয়ঙ্কৰ সাপ আৰু জল-জন্তুৰ দেখি ঘোৰ পেটতে হাত-ভৰি লুকাল। তথাপি মই এই কথা ভালকৈ বুজিছিলোঁ, এই জন্তুৰ বৰ ভয়াতুৰ আৰু মাৰি এডাল হাতত ল'লেই সিহঁতে পানীত লুকাবলৈ তৎ হেৰুৱায়।

পিছদিনাও মাজনিশা আকৌ সেইদৰে ডবা, কাঁহ, ঘণ্টা বজা শুনিবলৈ পালোঁ আৰু বাতিপুৱা আকৌ সকলো নিজম পৰিল। তাৰ পিছদিনা কেইটামান মানুহ দেখি ঘোৰ মুখলৈ পানী আহিল। সিহঁতে ঘোক দেখি বৰ আচৰিত হৈ মই কোন আৰু ক'বপৰা তালৈ কেনেকৈ আহিলোঁ বুলি সোধাত মই সকলো কথাৰ সমিধান দিলোঁ। তেতিয়া সিহঁতে ক'লে, “এইটো দিলায়েল নামে এটা যক্ষৰ দ্বীপ। যক্ষই প্ৰতি নিশা ডবা, কাঁহ, ঘণ্টাৰ বাদ্যেৰে এই দ্বীপ চাই যায়হি। আমি মিৰেজ বজাৰ ঘোৰখীয়া। যক্ষটোৱে এই দ্বীপতে মিৰেজ বজাৰ ঘোৰ বাধি বাধি অনুমতি দিছে। আমি ছমাহে ছমাহে বজালৈ ঘোৰ বাধি নিওঁহি।”

তাৰ পাছত সিহঁতে ঘোক মিৰেজ বজাৰ গুৰিলৈ নিলে আৰু ঘোৰ সকলো কাহিনী শুনি বজাই বৰ সন্তোষ পালে। বজাক মই ফুৰা সেই নানা দেশৰ বীতি-নীতি, চলন-ফুৰণৰ কথা কওঁ, আৰু সেইবোৰত পৰম প্ৰীতি পাই তেওঁ ঘোক তেওঁৰ লগত সদায় লৈ ফুৰায়।

এইদৰে অলগ দিন থকাৰ পিছত এদিন এখন জাহাজ তাৰ বন্দৰত বখাই বস্তু উঠা-নমা কৰা চাবলৈ গ'লোঁ। সেই জাহাজতে মই ঘোৰ বেলসৰলৈ নিয়া বস্তুৰ দেখা পালোঁ। তেতিয়াই মই লৰালবিকৈ অধ্যক্ষজনৰ ওচৰলৈ গৈ ক'লোঁ, “অধ্যক্ষ, মই সিন্দবাদ”। তেওঁ চক খাই উঠিল আৰু ইবোৰ নাবিকৰ ফালে চাই

ক'লে, “আমি নিশ্চয় সিন্দবাদক এই ঠাইৰ পৰা দুশ-তিনিশ মাইলমান দূৰত টোৱে গিলি থোৱা দেখিছিলো।” যেতিয়া সকলো নারিক মোৰ কাষ চাপি আহিল, তেওঁলোকে চিনি পালে আৰু মই পৰিত্রাণ পোৱা বাতৰিত সকলোৱে আনন্দ প্ৰকাশ কৰিলে। অধ্যক্ষজনেও মোৰ সকলো বস্তু বঞ্চে ওলোটাই দিলে।

ঘূৰি আহি মই মিৰেজ বজাক অলপ বহুমূলীয়া উপহাৰ দিলোঁ আৰু তেৱেঁ মোক ততোধিক মূল্যৰ উপহাৰ যাচিলে। তেতিয়া আৰু কিছুমান মাল কিনি বেলসৰলৈ যাত্রা কৰিলোঁ। তাত সেই মালখনি বেচি মই প্ৰায় চাৰি লাখ টকাৰ সম্পত্তি কৰিলোঁ আৰু তাৰে তাতে খাই-শুই মহাসুখে কাল কঢ়াবলৈ থিৰ কৰিলোঁ।

## দ্বিতীয় জলযাত্রা

অলপ দিনৰ ভিতৰতে এনে সুখ-শাস্তিয়েও মোক আমুওৱা হ'ল, আৰু সেইদৰে থাকি থাকি আমনি লাগিলত আৰু কিছুমান মাল-বস্তু কিনি-কুটি সদাগৰ কেইজনমানেৰে মই আকো সাগৰত ফুৰিবলৈ ওলালোঁ। যাওঁতে বাটত আমি বহুত ঠাইত জাহাজ লগাই নামি গৈছিলোঁ, আৰু গৈ গৈ শেষত এটা সৰু দীপত নামিলোঁগৈ। তাতে বহি সকলোৱে নানান আমোদ-প্ৰমোদ কৰিলোঁ। মই অলপ আহাৰ আৰু ফটিকা খাই অলপ দূৰত বহি থাকোঁতে মোক সেইফালে টোপনিয়ে হেঁচা মাৰি ধৰিলে। বহুত পৰৰ পাছত সাৰ পাই উঠি চকামকাকৈ কেউফালে চাই দেখোঁ, মোৰ সহযাত্ৰীসকল নাই। পাহৰণতে তেওঁবিলাকে মোক তাতে এৰি হৈ পাল তৰি গুচি গ'ল।

তেতিয়া মই বৰ দোধোৰ-মোৰত পৰিলোঁ আৰু মোৰ বৰ ভয় লাগিল। হতাশ হৈ শেষত মোৰ এই ভয় পাতলিল। মই এজোপা বৰ ওখ গছত উঠিলোঁ। গছৰ ওপৰৰ পৰা বহুত দূৰত বৰ ডাঙৰ আৰু বগা ঘূৰণীয়া কিবা এটা বস্তু দেখিলোঁ। তেতিয়া মই গছৰপৰা নামি



মই বণ্ডুৱা বাই বাই তাৰ ঠেঁওৰ ওচৰ পালোঁগৈ।

লবি সেই বস্তুটোৰ ওচৰ পালোঁগৈ। কাষ চাপি গৈ মই আৰু আচৰিত হ'লোঁ। তাৰ যেৰটো একুৰি বাৰ-তেৰ হাতমান আৰু সি হাতী দাঁতৰ নিচিনা বগা আৰু মিহি। চাৰিওফালে ঘূৰি ঘূৰি চালোঁ, কেনিও বিঞ্চা এটাকে নাই।

এইদৰে তাৰে আলেখ-লেখ চাওঁতেই ক্ৰমে বেলি পৰোঁ পৰোঁ হ'ল। এনেতে হঠাৎ আকাশখন ক'লা হৈ অহা যেন লাগিল আৰু মই

ততালিকে ওপৰলৈ চাই দেখোঁ, .এচপৰা ক'লা ডাৰৰ যেন মোৰ ফাললৈ লবি আহিছে। মই সেই ফাললৈ চাওঁতে চাওঁতেই সেই ডাৰৰছটা এটা প্ৰকাণ্ড পাখিলগা প্ৰাণীত পৰিণত হ'ল। তাক আৰু চৰাই বুলিব নোৱাৰিব! সি ইমান ডাঙৰ যে এটা হাতী পোৱালিও সি ধৰি উৰাই লৈ যাব পাৰে। সি নামি আহি পোনেই সেই বগা ঘূৰণীয়া বস্তুটোৰ ওপৰত পৰিল। তেতিয়া, সেই বগা বস্তুটো তাৰে কণী বুলি মই অনুমান কৰিলোঁ। মই বণুৱা বাই বাই তাৰ ঠেঙৰ ওচৰ পালোঁগৈ। তাৰ এটা ঠেঙ্গেই এজোপা ডাঙৰ গছৰ শুবিটোৰ সমান হ'ব।

মই পৰুৱাটো বগোৱাৰ দৰে বগাই গৈ তাৰ ঠেঙত উঠিলোঁ আৰু মোৰ মূৰৰ পাণুবিটো লাহেকৈ সোলোকাই তাৰ ঠেঙত মেৰিয়াই গাটো আঁটি আঁটি বাঞ্চি ল'লোঁ।

পিছদিনা পুৱা মোক ঠেঙত বাঞ্চি লৈ চৰাইটো আকাশলৈ উৰা মাৰিলে আৰু সি মোক এই দ্বীপৰ পৰা পৰিভ্ৰাণ কৰিলে। সি ইমান ওপৰলৈ গৈছিল যে মই পৃথিৰীখন একেবাৰে চকুৰে নমনা হ'লোঁ। তাৰ পাছত সি আকৌ ছেঁ মাৰি ইমান কোবেৰে তললৈ নামি আহিছিল যে মই তেতিয়াই মূৰ্ছা গৈছিলোঁ। তাৰ পাছত চেতনা পাই দেখোঁ, যে মই আকৌ মাটি পালোঁহি। তেতিয়া মই তাৰ ঠেঙৰ পৰা ততালিকে মোৰ বাঞ্চটো মোকোলাই পেলালোঁ। তাৰ অলপ পাছত চৰাইটোৱে এটা ডাঙৰ অজগৰ ধৰি লৈ উৰা মাৰি গুচি গ'ল।

মই ইফালে সিফালে চাই দেখোঁ—মই এটা দ ভৈয়ামত আছোঁ। তাৰ দুই দাঁতিৰ পৰ্বতকেইটা ইমান ওখ, যে ওপৰলৈ উঠিবৰ কাৰো সাধ্য নাই। মই দুখ-বেজাৰত বিমোৰ হৈ ইফাল-সিফাল কৰি ফুৰিছোঁ, এনেতে অ'ত ত'ত বৰ ডাঙৰ ভালেমান হীৱা সিঁচৰতি হৈ থকা মোৰ চকুত পৰিল। এই বিষয়ে আনন্দ ওপজাৰ লগে লগে মোৰ ভয়ৰো কাৰণ উদ্ধৰ হ'ল। ডাঙৰ ডাঙৰ সাপবোৰে সিহঁতৰ গাতৰ পৰা মুখ উলিয়াই জুমি আছে।

নিশা চাপি আহিল। মই এটা গুহাৰ আশ্রয় ল'লোঁ। ডাঙৰ ডাঙৰ শিলেৰে তাৰ মুখখন মাৰি ল'লোঁ। তথাপি ওৱে ৰাতি মই সাপৰ ফোঁচফোঁচনিত চকুৰে টিপকে মাৰিব নোৱাৰিলোঁ। ৰাতিপুৱা যেতিয়া সাপবোৰ দিহাদিহি নিজৰ গাতত সোমালগৈ, মই মৰণত শৰণ লৈ কোনোমতে বাহিৰলৈ পলাই আহিলোঁ। মই তাৰ পিছত এই ঠাই-এৰি যাবলৈ বুলি আগলৈ খোজ দিলোঁ। ভালেখিনি বাট গৈ বৰ ভাগৰ লাগিলত জিৰণি ল'বলৈ মই তাতে অলপ বহিলোঁ। ততালিকে মোৰ টোপনি আহিল। মোৰ ওচৰতে কিবা এটা ধূমুচকৰে পৰি আকৌ মোক সাৰ পোৱাই দিলে। চক্ৰমক্ খাই চকু মেলি দেখোঁ, এটুকুৰা বৰ ডাঙৰ কেঁচা মঙ্গ! অলপ পাছতে তেনেকুৱা আৰু কেইবা টুকুৰাও মঙ্গ দেখিলোঁ।

তেতিয়া মই ভালকৈ বুজিলোঁ, মই সেই বিখ্যাত হীৰাৰ ভৈয়ামত আছোঁ। এই মঙ্গহোৰত হীৰা লাগিব আৰু তেতিয়া তাক ঈগল চৰায়ে নি পৰ্বতত তুলিব, এই আশাৰে কোনোৰা সদাগৰে সেইবোৰ তালৈ দলিয়াইছে। তেতিয়া মই লৰালৰিকৈ বাচি বাচি কিছুমান বহুমূলীয়া হীৰা টোপোলা বাঞ্ছি কঁকালত মেৰিয়াই ল'লোঁ, আৰু মোৰ পাণুৰিটোৰ এটুকুৰা ডাঙৰ মঙ্গ মোৰ পিঠিত মই আঁটি আঁটি বাঞ্ছি তললৈ পেট পেলাই পৰি থাকিলোঁ। অলপ পাছতে ক'ৰবাৰপৰা এটা ডাঙৰ ঈগল চৰাই আহি মঙ্গহুকুৱা কামোৰ মাৰি ধৰি উৰা মাৰিলে আৰু মোৰে সৈতে নি পৰ্বতৰ ওপৰৰ গছ এজোপাৰ খোৰোঁত তুলিলগৈ। আনবোৰ ঈগলেও সেইদৰে হীৰা-লগা মঙ্গ লৈ এই পৰ্বতলৈকে উৰি আহিছিল। তাকে দেখি মঙ্গহ এৰি উৰি যাবৰ কাৰণে সদাগৰবোৰে হায়ো বিয়ো কৰি ঈগলবোৰক ভয় খুৱাবলৈ ধৰিলে। তৎ নেপাই মঙ্গহোৰ তাতে এৰি ঈগলবোৰ উৰি গুঁচি গ'ল, আৰু সদাগৰবোৰ সেই গছত উঠিল।

মঙ্গত লাগি থকা হীৰাৰোৰ নিবলৈ তাৰে এজনে মই থকা চৰাই খোৰোঁটলৈ আহি মোক তাত দেখি বৰ চক্ খাই উঠিল। তাৰ

পাছত মই আগতে কথা কৈ তেওঁৰ ভয় ভাঙি দিলোঁ। মোক তেওঁ সুধিলে, “তুমি কোন? ইয়ালৈ কেনেকৈ আহিলা?” তেতিয়া মই মোৰ সকলো কথা, সকলো কাহিনী জনালোঁ। আটাইকেইজন সদাগৰে মোৰ কাহিনী শুনি মোৰ সাহ আৰু বুদ্ধি দেখি আচৰিত হ'ল আৰু মোক বৰ শলাগিলে। মই তেওঁলোকক মোৰ টোপোলাটো মেলি দেখুৱালোঁ। তেতিয়া একেমুখে সকলোৱে সৈ কাঢ়িলে বোলে তেওঁলোকে জনমত তেনে ডাঙৰ আৰু উজ্জল হীৰা দেখা নাই।

মই সদাগৰসকলৰ সৈতে সেই হীৰাবোৰো বুটিলোঁ। পিছদিনা পুৱাই আমি সেই ঠাই এবিলোঁ আৰু পৰ্বতবোৰ পাৰ হৈ এটা বন্দৰ পালোঁহি। তাৰপৰা জাহাজত উঠি আমি আকৌ বহা দ্বীপলৈ যাত্রা কৰিলোঁ। বহাত নামি মই মোৰ কিছুমান হীৰা বেঁচি আন বস্তু কিনিলোঁ, আৰু তাৰপৰা বেলসৰলৈ উলটিলোঁ। তাৰ পাছত মই আকৌ মোৰ জন্মভূমি এই বাগদাদ চহৰ পাই, অতুল সুখ-সম্পদেৰে কাল কটাবলৈ ধৰিলোঁ।

### তৃতীয় জলযাত্ৰা

আকৌ বাগদাদ নগৰত সৰহ দিন সুখে-শান্তিৰে থাকি মোৰ ভাল নলগা হ'ল। ইজিপ্তৰ ভালেমান বহুমূলীয়া বস্তু কিনি লৈ মই পুনৰ বেলসৰৰ জাহাজত উঠিলোঁ। কেই সপ্তাহমান যোৱাৰ পাছত এটা আপদীয়া ধূমুহাই আমাক বেৰি ধৰিলে। বতাহে আমাৰ এই আপদীয়া ধূমুহাই আমাক বেৰি ধৰিলে। জাহাজৰ অধ্যক্ষজনে জাহাজখন ঠেলি নি এটা দ্বীপত লগালৈগে। জাহাজৰ অধ্যক্ষজনে এই দ্বীপটোত জাহাজ যাতে নালাগে তাৰ বাবে বৰ যত্ন কৰিছিল, কিন্তু নোৱাৰিলে। অধ্যক্ষজনে জানিছিল যে এই দ্বীপত ডেৰ হাতমান ওখ আৰু বনৰীয়া জন্মৰ দৰে নোমাল বহত বন-মানুহ আছে, সিহঁতে আমাক পালে শুদ্ধাই নেবিব। এই বুলি কথা-বতৰা হওঁতেই বহত দূৰত এজাক বন-মানুহ আমাৰ ফাললৈ বেগাই অহা দেখিলোঁ।



সি পোনেই মোক মেকুৰী গোৱালিটো দঙ্গদি ওপৰলৈ দাঙি ল'লে।

আহিয়েই সিহঁতে আমাৰ জাহাজত উঠি পালবোৰ ছিঞি পেলালে,  
আৰু আটাইবোৰে বল দি জাহাজখন বামত লগালেগৈ। সিহঁতে  
আমাকো বামলৈ যাবলৈ তৎ নিদিলে।

তাৰ পাছত গৰু খেদাৰ দৰে খেদি নি সিহঁতে আমাক এটা বৰ  
ডাঙৰ ঘৰত সুমুৱালেগৈ। দ্বিপটোৰ সঁোজাজতে এটা অতি ওখ কাৰেং  
আৰু তাৰ সমুখত কাঠৰ এখন ডাঙৰ দুৱাৰ! মই দুৱাৰখন ঢেলা

মাৰি মেলি দিলোঁ। ঘৰটো সোমায়েই তাৰ ভিতৰত মৰা মানুহৰ হাড়-মূৰ আৰু জঁকাবোৰ আৰু মানুহ সিজাৰৰ কাৰণে জুইৰ ওপৰত থোৱা কেইডালমান খৰি দেখিবলৈ পালোঁ। পিছ মুহূৰ্ততেই খাজুৰী গছৰ সমান ওখ, ক'লা আৰু আগচু দৈত্য এটা ওলাই আছিল। তাৰ মুঠেই চকু এটা; দাঁতবোৰ বৰ দীঘল আৰু খুৰৰ ধাৰ যেন চোকা। তাৰ নথবোৰ ডাঙৰ চৰাইৰ নথৰ নিচিনা। সি পোনেই মোক মেকুৰী পোৱালিটো দঙ্গদি ওপৰলৈ দাঙি ল'লে। মোক লেৰেলা-চেপেটা দেখি পিছ মুহূৰ্ততে সি আকৌ মোক থেকেচা মাৰি বহুৱাই থ'লৈ। আমাৰ জাহাজৰ অধ্যক্ষজনেই আমাৰ আটাইবোৰতকৈ শকত-আৱত আৰু বলী আছিল দেখি সি জয়ে জয়ে তেওঁৰে আধ্যা পেলালে। এই আহাৰ সমাপন কৰি দৈত্যটোৱে তাৰ চ'ৰাঘৰতে ডাঙৰ শিলৰ খাট এখনত দীঘল দি পৰিল আৰু সেইপিনে তাৰ টোপনি গ'ল। তাৰ নাকৰ ঘোট-ঘোটনি বজুৰ শব্দতকৈয়ো ডাঙৰ। সেইদৰে সি ওৰে বাতি শুই পুৱা উঠি গুচি গ'ল।

মই মোৰ লগৰীয়াসকলক ক'লোঁ, ‘ভাইহঁত, অনাহক শোকত কাল নকটাবা। আহাঁ, আমি কাঠ কাটি ভুৰ সাজি লওঁ।’ এই বুলি লৰালৰিকৈ কাঠ কাটি দৈত্যটো ঘূৰি অহাৰ আগতে ভুৰ ঠিক কৰিবলৈ থিৰ কৰিলোঁ। কিন্তু আমাৰ হাতত বিশেষ একো সঁজুলি নথকা গতিকে আমি কাম শেষ কৰাৰ আগতে গধুলি হ'ল। আমি ভুৰখন ঠেলিবলৈ দিহা কৰিব খোজোঁতেই যমৰ মৃতি ধৰি দৈত্যটো ওলালাহি আৰু আমাক ঘৰলৈ খেদি লৈ গ'ল।

সেই গধুলিও আমাৰ এজন তাৰ আহাৰ হ'ল, আৰু সি নাক ঘোট-ঘোটাই আগৰ নিশাৰ দৰেই টোপনি গ'ল।

প্ৰাণত হতাশ হৈ হৈ আমাৰ সাহ বাঢ়িল আৰু আমাৰ বাকী ন জন হাতত সাৰে ভৰিত সাৰে উঠি তাত পৰি থকা লো কেডালৰ আগকেইটা জুইত দিলোঁ। যেতিয়া লো কেইডালৰ আগকেইটা চিকটিককৰে ৰঙা হ'ল, তেতিয়া আমি আটাইকেইডাল লো নি

একেলগে সেই দৈত্যটোৰ চকুটোত সুমুৰাই দিলোঁ। সি বজ্জতকৈয়ো ডাঙৰ শব্দেৰে এটা চিএৰ মাৰিলে। তাৰ পাছত উমানে উমানে আমাক চাৰিওফালে খেপিয়াবলৈ ধৰিলে। আমাক নাপাই সি দুৰ্বৰখন মেলিলে আৰু পোনচাটৈই বাহিৰ ওলাই গুচি গ'ল। আমি তেতিয়াই সি ঘূৰি নৌ আহোঁতেই যেনে তেনে প্ৰকাৰে সেই ঠাইৰপৰা গুচি যাবৰ দিহা কৰিলোঁ।

আমি সাগৰৰ পাৰ পাইছোঁগৈ, এনেতে সেই বিকট দৈত্যটো আশে-পাশে তেনেকুৱা আৰু কেইটামান দৈত্য লগত লৈ আকৈ ওলালাহি। সিহঁতক দেখি আমাৰ চুলিৰ আগে জীৱ গ'ল আৰু ভূৰখনত জাঁপ মাৰি উঠি তৎক্ষণাৎ আটায়ে প্ৰাণটকি ভূৰখন দলৈ ঢেলা মাৰি দিলোঁ। তেতিয়া সিহঁতে পৰ্বতৰ পৰা ডাঙৰ ডাঙৰ শিলবোৰ খহাই আনিলে আৰু এককাল পানীলে নামি শিলবোৰে আমাৰ ভূৰলৈ দলিয়ালে। ফলত আমাৰখনৰ বাহিৰে আন আটাইবোৰ ভূৰ বুৰি সকলো লগবীয়া মাৰিল। মই আৰু দুজন বাকী ব'লোঁ। আমি বৰ বেগাই ভূৰ চলালোঁ আৰু সিহঁতৰ হাতৰপৰা কোনোমতে বক্ষা পৰিলোঁ।

গৈ গৈ আমি দুদিনৰ মূৰত এটা মনোৰম দ্বীপত ভূৰ বখালোঁ আৰু তাতে নামি গচৰ গুটি দুটামান খাই শুলোঁ। কিন্তু কিবা ডাঙৰ জন্ম এটাৰ ফোচফোচনিত আমি সোনকালে সাৰ পালোঁ। সাৰ পাই দেখোঁ, আমাৰ লগৰ এজনক এটা ডাঙৰ সাপে গিলি পেলাইছে। ভয়ত মই লৰালৰিকে এজোপা ওখ গছত উঠিলোঁ। মোক উঠা দেখি মোৰ পিছে পিছে ইজনো সেই গছতে উঠিল। কিন্তু সৰহ উঠিবলৈ নৌ পাওঁতেই সেই ভয়ক্ষৰ সাপটোৱে গছজোপাত মেৰাই ধৰি মোৰ ইজন লগবীয়াক গিলি পেলালে। তাৰ পাছত সাপটো লাহে লাহে আঁতৰি গ'ল। মই কিন্তু পিছদিনা পুৱালৈকে সেই গচৰ পৰা নানামিলোঁ।

আকৌ গধূলি হ'ল, আৰু মই গছজোপাৰ গুৰিটো কেউফালে কাঠ, বাঁহ আৰু ডাঙৰ ডাঙৰ কঁইটোৰে বেৰি দিলোঁ। আটাইতকৈ ওপৰৰ মুঠাবোৰ মই ওপৰৰ ডাঙৰ ডালত বান্ধি দিলো আৰু তলৰখিনিও এনেদৰে গা-গছত বান্ধি দিলোঁ যাতে সাপটোৱে সেইবোৰ খহাই পেলাই গছজোপা বগাই আহিব নোৱাৰে। মই নিজে গছজোপাৰ একেবাৰে আগত উঠি ল'লোঁ। নিশা সাপটো আকৌ আহিল, আৰু গছজোপাৰ ওপৰলৈ উঠিবলৈ প্ৰাণপনে চেষ্টা কৰিলে। বিফল মনোৰথ হৈ শেষত সি উলটি গুচি গ'ল।

পিছদিনা মোৰ এনে ভয় লাগিল যে মই প্ৰাণৰ মায়া এৰি সাগৰত জাপ মাৰিয়েই মৰো বুলি থিৰ কৰিলোঁ। ঠিক এনেতে মোৰ পৰম সৌভাগ্যৰ হেতু সাগৰেদি এখন জাহাজ অহা দেখিলোঁ। ততালিকে মই মোৰ পাণুৰিটো মূৰৰপৰা সোলোকাই লৈ তাকে নিচান কৰি নাৰিকহাঁতে নেদেখে মানে জোকাৰিবলৈ ধৰিলোঁ। তেওঁলোকে নিচান দেখি শেষত জাহাজখন ৰখালে আৰু তাতে মোক তুলি ল'লে। মই তেওঁলোকক মোৰ সকলো কাহিনী জনালোঁ। তেতিয়া তাৰ অধ্যক্ষজনৰ মৌলৈ বৰ মৰম লাগিল, আৰু মোক ক'লে, ‘আমি এটা দ্বীপত কেতিয়াবাই এজন সদাগৰক পাহাৰি এৰি হৈ আহিছিলোঁ। এতিয়া তেওঁ মৰিব পায়। তেওঁৰ মালবোৰ ইয়াতে আছে আৰু মই সেইবোৰ মাল বেঢি ধনখিনি সেই সদাগৰজনৰ বন্ধু-বান্ধুৰক ভগাই দিয়। তুমিও অলপমান বেঢি দিব পাৰিলে তাৰে অলপ ধন পাবা।’

তেতিয়া মোৰ মনত পৰিল, ‘মই দিতীয় ভ্ৰমণত এই জাহাজতে এই অধ্যক্ষৰ লগতে আহিছিলোঁ। তেতিয়া মই আগবাঢ়ি অধ্যক্ষজনক ক'লোঁ, ‘ডাঙৰীয়া, ময়ে সেই সিন্দবাদ।’ পোনতে তেওঁ প্ৰত্যয় যাব নুখুজিছিল যদিও, পাছত মোক চিনি পাই মোৰ কথাত ৰং পালে আৰু তৎক্ষণাত মোৰ বস্তুখিনি দেখুৱাই ক'লে, ‘এয়া তোমাৰ

বন্ধ।” তেতিয়া মই সেই যাত্রাত বন্ধখনি বেচি ভালেখিনি ধন-সম্পত্তি লাভ কৰি আনন্দেৰে বাগদাদলৈ উলটিলোঁ।

## চতুর্থ জলযাত্রা

দেশে-বিদেশে ফুৰি ফুৰিবৰ হেঁপাহ মোৰ অন্তৰলৈ পুনৰ আহিল আৰু ঘৰত থাকি থাকি মোৰ আমুৱালে। মোৰ বন্ধ-বাহানি সকলোবোৰ দিহা লগাই খৈ টালি-টোপোলা বাঞ্ছি বামেদি পাৰস্য দেশলৈ গ’লোঁ। তাতে ভালেমান বন্ধ কিনি লৈ ভৰাই দি জাহাজত বেলসৰলৈ যাত্রা কৰিলোঁ। জাহাজখন অলপ দূৰ গৈয়েই এটা ডাঙৰ শিলত খুন্দা খাই গুড়ি হ’ল। মই আৰু আন কেইজনমান মানুহ সোঁতত উটি গৈ কোনোমতে এটা দ্বিপত লাগিলোঁ।

অলপ পিছতে ক’লা অসভ্য বন-মানুহ কিছুমান আহি আমাক সিহঁত থকা ঠাইলৈ লৈ গ’ল, আৰু কিছুমান বন-শাক আৰু ঘাঁহ আমাক খাবলৈ দিলে। শোক আৰু বেজাৰত মোৰ সেইবোৰ একো খাবৰ সত নগ’ল। কিন্তু মোৰ লগৰীয়াকেইজনে পানীৰপৰা উঠি বৰ ভোকত সেই বন-শাক আৰু ঘাঁহবোৰ দকচি খাই পেলালে। তাৰ অলপ পাছতে মই মন কৰিলোঁ, তেওঁলোকে ক্ৰমে নিজৰ জ্ঞান হেৰুৱালে আৰু পগলা হ’ল। তেতিয়া সেই বন-মানুহকেইটাই কিছুমান চাউল, নাৰিকল আৰু তেল সানি তেওঁলোকক খাবলৈ দিলে। মোৰ দুৰ্গীয়া লগৰীয়াহাঁতে সেইবোৰো দগৰি খালে। তাৰ পাছত বন-মানুহকেইটাই এটি এটিকে তেওঁলোকক দিহা লগালে এই নিয়মেৰেহে হেনো সিহঁতে মানুহ খাই জুতি পায়।

মোৰ দেহ-মন বৰ বেয়া আছিল দেখি সিহঁতে মোক গতি লগাবৰ মন নকৰিলে। সিহঁতৰ এটা বুঢ়াৰ হাতত মোক এৰি খৈ সিহঁত গুঢ়ি গ’ল। সেই বুঢ়াৰ হাতৰপৰা পলাবলৈ মোৰ সৰহপৰ নালাগিল। মানুহকেইটা যি বাটে গৈছিল, মই সেই বাটে নগৈ আন

এটা বাট ল'লো। গৈ আছোঁ, গৈ আছোঁ; বাটৰ ওৰ নপৰেহে নপৰে! বাতি হ'লত এজোপা গছত উঠি তাতে বাতিটো কটালোঁ। এইদৰে সাদিন গ'লোঁ; সাদিনৰ মূৰত সাগৰৰ পাৰ দেখিবলৈ পাই মোৰ বৰ ভাল লাগিল। তাতে কিছুমান বগা মানুহ দেখিলোঁ। ওচৰ পালত সিহঁতে মোক দেখি আচৰিত হৈ মই ক'ৰ মানুহ, ক'বপৰা আহিছোঁ, সকলো কথা মোক আৰবী ভাষাবে সুধিলে। তাৰ পাছত মোৰ বৃত্তান্ত শুনি সিহঁতে বৰ বৎ পালে, আৰু মোক বৰ মৰম কৰি সিহঁতৰ বজাৰ ওচৰলৈ লৈ গ'ল। মোৰ সকলো কাহিনী শুনি বজায়ো মোক বৰ আদৰ-সাদৰ কৰি তেওঁৰ লগত বখালে।

এদিন বজা আৰু মন্ত্ৰী দুয়ো দুটা ঘোঁৰাত উঠি মৃগয়ালৈ গৈছে। মই দেখি বিচুর্তি হ'লোঁ, দুইবোঁ ঘোঁৰাত লেকাম আৰু জিন্ন নাই। পাছতহে জানিলোঁ, সেই দুটা বস্তুনো কি আৰু কেনেকুৱা, তাৰ মানুহে ক'বই নোৱাৰে। পিছদিনা মই তাৰে এটা বনুৱা লগত লৈ এখন জিন্ন আৰু এডাল লেকাম তৈয়াৰ কৰি ঘোঁৰাত লগাই বজাক উঠিবলৈ দিলোঁ। তেওঁ তৎক্ষণাত বৎ মনে সেই ঘোঁৰাত উঠিল আৰু উঠিবৰ সুখ পাই ওৰে দিনটো ঘোঁৰাব পিঠিৰপৰা ননমাই হ'ল। তেতিয়া সেই বাজ্যৰ মন্ত্ৰী আৰু সভাসদ আদি ডাঙৰীয়াসকলে মোক ইমান জিন আৰু লেকাম কৰিবলৈ দিলে আৰু সেইবোৰ যোগাই মই ইমানখিনি বহুমূলীয়া উপহাৰ পালোঁ যে কেইদিনমানৰ ভিতৰতে মই বৰ ধনী হ'ই পৰিলোঁ।

তাৰ পাছত বজাই জনালে বোলে মই সেই ঠাইতে চিৰস্থায়ী হৈ থাকি তাতে বিয়া-বাক কৰাই তেওঁলোকৰ জাতিৰে এজন হৈ পৰিলে তওঁ বৰ প্ৰীতি লাভ কৰিব। বজাৰ অনুৰোধ কোনোমতে এৰাব নাবাৰি সেই বাজ্যৰ সন্ধান্ত সভাসদ এজনৰ জীয়েকক মই বিয়া পৰিলোঁ। সেই কন্যা গাভৰ, ৰাপহী, গুণী আৰু সজ চৰিত্ৰ আছিল। যাতুকত তেওঁক অজন্ম ধন-সম্পত্তি আৰু বাজকাৰেঙৰ দৰে এটা

ডাঙৰ ঘৰ দিছিল। সেই ঘৰতে আমি বৰ সুখে-সন্তোষে কাল কটাবলৈ ধৰিলোঁ।

এদিন হঠাতে মোৰ সেই ঠাইৰ এজন বিশিষ্ট বন্ধুৰ পত্নী চুকুৱাৰ বাতৰি পালোঁ। মই ততালিকে তেওঁৰ কাষলৈ গৈ তেওঁক নানাভাৱে বুজনি দিলোঁ। মোৰ কথাৰ অস্তত তেওঁ মোক ভাঙি কলৈ বোলে তেওঁ ঘৈণীয়েকৰ মৰণত যে সিমান দুখ কৰিছে এনে নহয়, সেই দেশত এনে এটা নিয়ম আছে যে ঘৈণীয়েক মৰিলে গিৰিয়েকক জীয়াই জীয়াই লগতে পুতিব লাগে, আৰু সেইমতে তেওঁকো এঘণ্টাৰ পাছতে নি পুতিবগৈ। কথাটো শুনিয়েই মই উচপ খাই উঠিলোঁ।

তাৰ অলপ পাছতে সেই মৰা মানুহগৰাকীক গা-পা ধূৱাই বৰ জাক-জমক সাজ-পাৰ আৰু মণি-অলঙ্কাৰ পিঞ্চাই এটা মুকলি পেৰাত ভৰাই পুতিবলৈ লৈ গ'ল। পিছে পিছে গিৰিয়েকো গৈছে। মই আৰু তেওঁৰ আন বন্ধু-বান্ধুৰ সকলো লগতে যাত্রা কৰি এটা পৰ্বতৰ ওপৰলৈ গ'লো। তেওঁলোকে এটা বৰ দ গাতৰ মুখৰ বৰ ডাঙৰ শিল এছটা গুচাই তাতে সেই পেৰাটোৰে সৈতে মৰা শৰটো পেলাই দিলে। আমাক সকলোকে মাত লগাই অঁতালত সেই বন্ধুজনক সাতোটা সৰু ৰুটি আৰু এলোটা পানী দি তেওঁলোকে আন এটা মুকলি পেৰাত ভৰালে। আৰু পেৰাটো সেই গাতলৈকে পেলাই দি এছটা ডাঙৰ শিলেৰে গাতটো ঢকি পেলালে। তাৰ পাছত সকলো ঘৰাঘৰি গুচি আহিল।

এই দৃশ্য দেখি মোৰ মনত যি ভয় সোমাল, সেই ভয়ৰ ভিতৰতেই মোৰ ঘৰৰ ঘৈণী নৰিয়াত পৰিল আৰু সেই বেমাৰতে চুকাল। মোৰ প্রতি মেহ আৰু সহানুভূতি থকাৰ কাৰণে বজা আৰু ঘাই সভাসদসকলে মোকো সেইদৰেই সেই সমাধিৰ ঠাইলৈ নিবলৈ আহিল। মোৰ ঘৈণীগৰাকীক এটা মুকলি পেৰাত ভৰাই আগে আগে নিছে আৰু ময়ো পিছে পিছে গৈছেঁ। শেষত সেই পৰ্বতটো পালোঁগৈ আৰু সাতোটা ৰুটি আৰু এলোটা পানী থৈ মোক তাতে ভৰাবলৈ

দিহা কৰিলে। তেতিয়ালৈকে মই মোৰ মনৰ ভাব লুকুৱাই  
বাখিছিলোঁ; কিন্তু এতিয়া মই বজাৰ ভৰিত পৰি কাওবাও কৰি মোৰ  
জীৱন ভিক্ষা মাগিলোঁ। কিন্তু মোৰ সকলো কাকৃতি-মিনতি অথলে  
গ'ল; তেওঁলোকে মোক বলেৰে ধৰি সেই পেৰাত ভৰাই গাতটোলৈ  
পেলাই দিলে। মোৰ কান্দোনত গুহা প্ৰতিধ্বনিত হ'ল, আৰু  
তেওঁলোকে তালৈ আওকাণ কৰি গাতটোৰ মুখ এছটা বৰ ডাঙৰ  
শিলোৰে জপাই গুচি গ'ল। মই তাৰ ৰঞ্জি আৰু পানী খাই  
কেইদিনমান জীয়াই থাকিলোঁ। তাৰ পাছত ৰঞ্জি-পানী চুকালত, মই  
ভোক আৰু শোকত সেই প্ৰকাণ্ড গুহাটোৰ আন এড়োখৰ ঠাইলৈ  
গ'লো। শৰীৰ বৰ অৱস লগাত মই মৰিবলৈ বুলি ভাবি তাৰে  
এঠাইত দীঘল দি পৰিলোঁ আৰু মৰণৰ সময় আহক বুলি বাট চাই  
ব'লোঁ। এনেতে কিছবাই খোজকঢ়া আৰু ফোচফোচোৱা শব্দ  
শুনিলোঁ। মই চক্ খাই উঠিলোঁ। মই ঠিয় হ'লত তাৰ ফোচফোচনি  
আৰু ঘন হ'ল, আৰু সি তাৰ আগফালে লৰ মাৰিলে। ময়ো কিবা  
ভাবি তাৰ পিছে পিছে খেদা দিলোঁ। সি মাজে মাজে বয় যেন লাগে,  
কিন্তু মই তাৰ কাষ চপাৰ আগতে সি আকো ভিৰাই লৰ ধৰে!  
এইদৰে গৈ গৈ শেষত তৰাৰ নিচিনা এটা পোহৰ দেখিলোঁ। তেতিয়া  
মোৰ আৰু গৈ থাকিবৰ মন গ'ল। মই গৈ আছোঁ, গৈ গৈ এটা ডাঙৰ  
গাঁত পাই মই সেইফালেই ওলাই গ'লোঁ।

সেইফালে ওলাই গৈ মই সাগৰৰ পাৰত ওলালোঁ। বাহিৰ  
ওলাই দেখিলোঁ, সেই ফোচফোচোৱা বস্তুটো এটা জলচৰ জন্ম। সি  
পানীত থাকে আৰু ৰাতি গৈ তাত থকা মৰা মানুহবোৰ খায়। মই  
মন কৰিলোঁ সেই পৰ্বতটোৱে নগৰখন আৰু সাগৰৰ মাজলৈকে  
কেইবা মাইলেঁ জুৰি আছে। তেতিয়া মই মোক পুতিবলৈ অনা সেই  
মানুহনোৰৰ হাত সাৰিলোঁ বুলি জানি আঁঠুকাঢ়ি ইঞ্চৰক এটি সেৱা  
জনালোঁ।



মই পাঞ্চবিটো নিচান কবি দেখুৱালোঁ

মই বাহিৰত কিবা-কিবি অলগ খাই সেই গাতটোলৈ আকৌ  
সোমাই গ'লোঁ আৰু আন্ধাৰত জিলিকি থকা যিমানখিনি মণি-মুকুতা  
পালোঁ সকলোখিনি মোৰ পাঞ্চবিটোৰ কাপোৰেৰে মেৰাই লৈ সেই  
মৰা মানুহ ভৰোৱা পেৰাবোৰ ওলোমাই দিয়া জৰীৰে বাঢ়িলোঁ, আৰু  
সেই টোপোলাটো লৈ গৈ সাগৰৰ পাৰত সেইপিণে যোৱা জাহাজৰ  
কাৰণে বাট চাই ৰ'লোঁ।

দুদিনৰ মূৰত সেইফালেন্ডি অহা এখন জাহাজ দেখিলোঁ। মই পাণ্ডিতো নিচান কৰি দেখুৱালোঁ আৰু জাহাজখনে এখন নাও পঠিয়াই মোক তুলি লৈ গ'ল।

অধ্যক্ষজনে মোক মোৰ চিনাকি সুধিলত, মই আচল ঘটনা লুকুৱাই জাহাজ বুৰি সেই ঠাইত উঠি প্ৰাণ বক্ষা কৰিছিলোঁ বুলি ক'বলৈ বাধ্য হ'লোঁ। কিয়নো জাহাজৰ অধ্যক্ষজন সেই ঠাইৰে মানুহ; আচল কাহিনী শুনা হ'লে তেওঁ মোক ঘূৰাই নি আকো পুতিবলৈ দিহা কৰিলেছেঁতেন। আমি বাটত কেইবাটাও দ্বীপ পাই শেষত কিলা বন্দৰ পালোঁগৈ। তাতে বেলসৰলৈ যাবলৈ এখন জাহাজ সাজু হৈ আছিল। মোৰ জীৱন বক্ষা পৰাৰ প্ৰতিদান স্বৰূপে মোৰ টোপোলাৰ পৰা উলিয়াই অলপ মণি-মুকুতা অধ্যক্ষজনক উপহাৰ দি মই সেই জাহাজত উঠিলোঁ, আৰু শেষত বাগদাদ পালোঁহি।

## পঞ্চম জলযাত্ৰা

মই আগৰ বিপদ-আপদবোৰৰ কথা পাহৰি আকো জল-যাত্ৰা কৰিবৰ মনেৰে মোৰ নিজা খৰচত এখন জাহাজ সজালোঁ। নানা বহুমূলীয়া বস্ত্ৰে জাহাজখন সজাই-পৰাই লৈ আন কেইজনমান সদাগৰেৰে এদিন পাল তৰি দিলোঁ। আমাক বাটত এটা ধুমুহাই বৰ লটি-ঘটি কৰি এটা নিজান দ্বীপত লগালোঁগৈ।

আমি তাত পানী খাবলৈ নিৰ্মল পানী বিচাৰি যাওঁতে আগৰ এবাৰ দেখাটোৰ নিচিনা ডাঙৰ ৰোক চৰাইৰ কণী এটা দেখা পালোঁ। সদাগৰ আৰু নারিক সকলোৱে কণীটো বেঢ়ি ধৰিলে আৰু মোৰ হাক নুশুনি কুঠাৰেৰে কণীটো ফালি ভিতৰৰ পৰা চৰাই পোৱালীটো উলিয়াই আনিলৈ। তাৰ পাছত তাক ডোখৰ-ডোখৰকৈ কাটি ভাজি খাবলৈ ধৰিছে। এনেতে আকাশ ঢাকি দুটা ডাঙৰ চৰাই আমাৰ ফালে



তাৰ কথামতেই মই তাক নৈৰ সিপাৰৰ পৰা বোকোচাত তুলি আনিলোঁ।

উৰি অহা দেখিলোঁ। আমি য'বে বস্তু ত'তে এৰি ততাতৈয়াকৈ  
জাহাজত উঠি পাল তৰি দিলোঁ। আমি সৰহ দূৰ নৌ পাওঁতেই চৰাই  
হালে আমাক পিছে পিছে খেদি অহা দেখা পালোঁ। অলপ পৰ অনাই-  
বনাই ফুৰি সিহঁতৰ এটাই পোনতে আমাৰ জাহাজৰ ওপৰত এটা বৰ  
শিল পেলাই দিলে। কিন্তু সি জাহাজৰ ওপৰত নগৰি দাঁতিৰ পানীত  
পৰিল। তাৰ পাছত সিটো চৰায়ে আন এটা শিল পেলাই জাহাজখন

চূৰমাৰ কৰিলে। মই সেই ভগা জাহাজৰে খোলা এড়োখৰত ধৰি  
সেৱ্ব আৰু সাগৰৰ জোৱাৰৰ সহায়ত কোনোমতে এটা দ্বীপত  
নামিলোঁগৈ। তাৰ ওখ পাৰেদি বগুড়া বাই উঠি শুকান মাটি  
পালোঁগৈ। তাতে অলপ নিৰ্মল পানী আৰু গছৰ গুটি খাই যেনিবা  
মোৰ ধাতু আহিল। অলপ সুস্থ হৈ মই দ্বীপটোৰ আৰু ভিতৰলৈ  
গ'লোঁ। গৈ গৈ মই এখন নৈ আৰু তাৰ সিপাৰে এটা আলৰ-আথৰ  
বুঢ়া বহি থকা দেখা পালোঁ। সিলো কোন আৰু সেইখিনি কেনেকৈ  
পালেহি বুলি সোধাত সি মাথোন মোক ঠাৰে-চিয়াৰে বুজালে, মই  
তাক নৈখন পাৰ কৰি আনিব লাগে।

তাৰ কথামতেই মই তাক নৈৰ সিপাৰৰ পৰা বোকোচাত তুলি  
আনিলোঁ। কিন্তু ইপাৰ পাই যেতিয়া তাক নমাব খোজোঁ, কি আপদ!  
সি কোনোমতে মোৰ বোকোচাৰ পৰা নানামে। সি তাৰ হাত আৰু  
ভৰিৰে মোৰ ডিঙিয়ে-কঁকালে এনেদৰে টেপা মাৰি ধৰিলে যে মই  
উশাহ ল'ব নোৱাৰা যেন হ'লোঁ। ভয় খাই আৰু কষ্ট ভুগি মই  
সেইপিনেই মূৰ্ছা গ'লোঁ।

বহুত পৰৰ পাছত চেতন পাই দেখোঁ, সি তেতিয়াও মোক টেপা  
মাৰি ধৰিয়ে আছে। চেতনা পোৱা দেখি সি মোক ঠিয় কৰাই ঘোঁৰা  
চলোৱাদি গছবোৰৰ তলেদি চলাই লৈ গ'ল। গুটি লগা গছ পালেই  
সি মোৰ পিঠিত উঠিয়ে গছৰ গুটি ছিঞি ছিঞি খায়, এইদৰে  
কেইবাদিনো গ'ল। এদিন এইদৰে তাক বোকোচাত লৈ ফুৰোতে এটা  
ডাঙৰ লাও পালোঁ। মই লাওটো খুলিলোঁ আৰু কিছুমান আঙুৰ ছিঞি  
তাতে বস চেপি ভৰাই থ'লোঁ! কেইবাদিনৰ মূৰত চালোঁ, সেইবোৰ  
বৰ সুন্দৰ ফটিকা হৈ আছে। তেতিয়া মই তাৰে এটোপা থালোঁ। লগে  
লগে মনত মোৰ বৰ স্ফূর্তি লাগিল আৰু মই মোৰ সকলো দুখ  
পাহৰি গান গাবলৈ ধৰিলোঁ। তেতিয়া মোক লাওটো খুজি লৈ সিও  
তাৰে অলপ চাকি চালে আৰু জুতি পাই আটাইখিনি ফটিকাৰ আধ্যা  
পেলালে। তেতিয়া সি মতলীয়া হ'ল। মোৰ ডিঙিৰ পৰা তাৰ হাত

এৰাই সি.মাটিত পৰি মূৰ্ছা গ'ল আৰু অলগ পাছতে মৰি থাকিল।

তাৰ পাছত মই লৰালৰিকৈ সাগৰৰ পাৰলৈ গ'লৈঁ, আৰু তাতে কেইজনমান নাৰিক দেখিলৈঁ। তেওঁলোকে মোক মৰম কৰি তেওঁলোকৰ জাহাজত তুলি ল'লে। তেওঁলোকে ক'লে, মই সাগৰৰ বুড়া মানুহটোৰ হাতত পৰিছিলৈঁ আৰু হেনো ময়েই প্ৰথমে তাৰ হাতৰ পৰা সাৰি আছিছোঁ। তেওঁলোকৰ লগত আহি এখন ঠাইত নমাত অধ্যক্ষজনে মোক কিছুমান মানুহৰ শুৰিলৈ লৈ গ'ল। সেই মানুহবোৰক গচৰ পৰা নাৰিকল পৰা কামত লগোৱা হৈছিল। বৰ ওখ এই নাৰিকল গচৰবোৰৰ ওপৰত বান্দৰ উঠি আছিল। আমি বুদ্ধি কৰি শিলগুটি দলিয়াই জোকাই ল'লৈঁ আৰু সিহঁতে খঙ্গত আমালৈ সেই নাৰিকলবোৰকে গচৰ পৰা ছিঁড়ি ছিঁড়ি আমালৈ দলিয়াবলৈ ধৰিলৈ। এইদৰে আমি গাইপতি যিমান পাৰিলৈঁ নাৰিকল কঢ়িয়াই নি জাহাজত তুলিলৈঁ আৰু সেইবোৰ আন নগৰত বেচি ভালেখিনি ধন পালৈঁ। সেই ধন লৈ মই আকৌ মোৰ নিজৰ দেশলৈ উলটিলৈঁ।

## ষষ্ঠ জলযাত্রা

এবছৰ অস্তত মই আকৌ ষষ্ঠৰ জল-যাত্রাৰ কাৰণে সাজু হ'লৈঁ। আমাৰ এইবাৰৰ যাত্রা বহুত বিপদ-আপদেৰে পৰিপূৰ্ণ হ'ল। কাৰণ জাহাজৰ শুৰিয়ালজনে বাট হেৰুবালে আৰু জাহাজ কেনি পোনাৰ লাগে তাক নাজানিলৈ। অৱশেষত শুৰিয়ালজনে আমাক ক'লে বোলে অলগতে জাহাজখনে এটা শিলত খুন্দা থাই ভাগি ডোখৰ ডোখৰ হ'ব আৰু এতিয়া মৰণৰ কাৰণে আটায়ে সাজু হ'ব লাগিব। শুৰীয়ালে এইবুলি কওঁতে-কওঁতেই সঁচাকৈয়ে জাহাজখন আহি এটা শিলত খুন্দা থাই ভাগি থাকিল। মইহে দৈৱক্ৰমে কেনেবাকৈ প্ৰাণ বক্ষা কৰিব পৰিলো। কিন্তু তাত বক্ষা পৰিলৈ কি হ'ব? মই এটা পৰ্বতৰ তলত ব'লোঁগৈ; পৰ্বতটো ইমান ঠিয় আছিল



মই সেই নৈখনৰ আশ্রয় ল'লোঁ আৰু তাত পৰি থকা কাঠেৰে  
এখন ভূৰ সাজি তাতে উঠি লৈ সৌঁতত ভূৰ এৰি দিলোঁ।

যে তাৰ ওপৰলৈ উঠিবৰ কোনো মানুহৰে সাধ্য নাই। তেতিয়া মই  
ভাবিলোঁ, যাত্ৰীসকলৰ দশাই মোৰ দশা হ'ল! তথাপি প্ৰাণৰ মায়া  
এৰিব নোৱাৰি মৰণত শৰণ দি পৰিগ্ৰামৰ উপায় বিচাৰিলোঁ।

তাৰে এটা ডাঙৰ গুহাৰ মাজেদি এখন নৈ বৈ গৈছে। মই সেই  
নৈখনৰ আশ্রয় ল'লোঁ আৰু তাত পৰি থকা কাঠেৰে এখন ভূৰ সাজি  
তাতে উঠি লৈ সৌঁতত ভূৰ এৰি দিলোঁ। অতি সোনকালে মই

পোহৰৰ লগত সকলো সম্বন্ধ হেৰুৱালোঁ, আৰু মোৰ দিন-ৰাতি-সমান হ'ল। মোৰ ভয় লাগিল আৰু আঙ্কাৰতে গৈ গৈ মোৰ টোপনি আছিল। ডেৰদিন মানৰ মূৰত সাৰ পাই চাওঁ মই এখন বৰ ব্যপুৰীত ওলালোঁহি। কিছুমান ক'লা মানুহে মোৰ ভুৰখন বাঞ্ছি থৈছে। মই সুধিলত সিহঁতে ক'লে, বোলে সিহঁতে মোক সেই দেশৰ নৈত উটি অহা পাই ভুৰখন ধৰি বাঞ্ছিছে। সিহঁতৰ পৰা আৰু জানিব পাৰিলোঁ যে সেই দেশৰ নাম চেৰিণিব। সিহঁতে মোক আহাৰ-পানী যতাই দিলেহি আৰু তাৰ পাছত সিহঁতৰ ৰজাৰ ওচৰলৈ মোক লৈ গ'ল।

ৰজাক মই মোৰ কাহিনী জনালত তেওঁ শুনি বৰ বং পালে আৰু ততালিকে মোৰ কথাখনি সোণৰ আখবেৰে লিখি থ'বলৈ আদেশ দিলে। তাতে অলপ দিন থাকি মই ৰজাক সেই পৰ্বতত পাই অনা ফটিক-শিলবোৰৰ অতি বিতোপন এডোখৰ উপহাৰ দিলোঁ আৰু মোক মোৰ দেশলৈ পঠাই দিয়াব লাগে বুলি অনুৰোধ কৰিলোঁ। ৰজা তাত বংমনে মাস্তি হ'ল, আৰু আমাৰ ৰজা খলিফা হারুণ-আল-ৰছিদলৈ এখন চিঠি আৰু এটি উপহাৰ দি মোক নিজ দেশলৈ পঠাই দিলে। সেই উপহাৰৰ ভিতৰত আছিল এটি মুকুতা লগোৱা হীৰাৰ বাল্টি, কেঁচা সোণৰ নিচিনা আৰু মাৰি-মৰক গুচাব পৰা গুণ থকা এটি সাপৰ মোট, কিছুমান চন্দন কাঠ আৰু কফুৰ, আৰু এজনী বৰ সুন্দৰী বাল্দী। মই গৈয়ে আমাৰ খলিফাক সেই উপহাৰ কেইটা দিলোঁ। তেওঁ বৰ সম্ভোষ পাই মোক বহুমূলীয়া উপহাৰ দিলে।

### সপ্তম জলযাত্ৰা

তাৰ বহুদিনৰ পাছত খলিফা হারুণ-আল-ৰছিদে এদিন মোক মতাই নি ক'লে বোলে মই ছেৰিণিয় ৰজালৈ এটা উপহাৰ লৈ যাব



এটা হাতীয়ে শুবেৰে মোক তাৰ পিঠলৈ তুলি ল'লে, আৰু  
মোক আনি এটা বহল পৰ্বতৰ ওপৰত এবি হৈ গ'ল।

লাগে। মোৰ এতিয়া বয়স হোৱাত আৰু জল-যাত্ৰাবোৰৰ বিপদ-আপদত প্ৰায় জুৰুলা হৈ মই আকৌ জল-যাত্ৰা কৰিবলৈ ইচ্ছা নকৰিলোঁ। সেইমতে মই ৰজাক মোৰ আগৰ জল-যাত্ৰাবোৰৰ কথা ক'লোঁ আৰু মোক যাবলৈ পুনৰ নক'বলৈ অনুৰোধ কৰিলোঁ। কিন্তু এই কথাত কোনোমতে মই তেওঁক সন্মত কৰাৰ নোৱাৰিলোঁ। শেষত মই ছেৰিণিৰ পালোঁগৈ আৰু ৰজাৰ সাক্ষাত পাব খুজিলোঁ। ৰজাক মই আমাৰ খলিফাই দিয়া বিতোপন শিল্প কার্যটি আৰু বহুত সাক্ষাত কৰি আমাৰ খলিফাই দিয়া বিতোপন শিল্প কার্যটি আৰু বহুত ধন-সোণৰ উপহাৰ অৰ্পণ কৰিলোঁ। ৰজাই এই উপহাৰ পাই অতি

সম্ভোষ পালে আৰু মোৰ কষ্টৰ হৈ মোক অশেষ ধন্যবাদ জনালে। আহিবৰ সময়ত ৰজাই মোক বহুমূলীয়া উপহাৰ দি শ্ৰেষ্ঠেৰে বিদায় দিলে।

অলপ দূৰ যোৱাৰ পাছতে আমাৰ জাহাজখন পানীৰ ডকাইতে পালে আৰু ধন-বস্তু লুটি আমাৰ আটাইখিনি মানুহ বন্দী কৰি নিলে। মোক নি এজন সদাগৰক বেচিলে। মই সেই সদাগৰৰ লগতে থাকিলোঁ। এদিন সদাগৰে মোক লগত লৈ এটা হাতীত উঠি চিকাৰ কৰিবলৈ গ'ল। আমি গৈ গৈ এখন অটব্য অৰণ্য পালোঁ। আমি লগত এপাচিমান খোৱা বস্তু নিছিলোঁ। মই কাঁড়েৰে ভালকৈ লক্ষ্যভেদ কৰিব পাৰিছিলোঁ। সদাগৰজনে মোক এজোপা বৰ ওখ ডাঙৰ গছ দেখুৱাই তাত উঠিবলৈ ক'লে আৰু সেই গছৰ তলেদি অহা হাতীৰ এটা কঁড়িয়াই মাৰিব পাৰিলে পিছদিনা পুৱা গৈ তেওঁক নগৰত বাতৰি জনাই আহিবলৈ আদেশ দি তেওঁ গুচি গ'ল। সেইমতেই গছত উঠি থাকি মই পিছদিনা পুৱা সেইফালেদি অহা এজাক হাতী দেখি কাঁড় মাৰিলোঁ। মোৰ বিষসনা কাঁড়ত তাৰে এটা দঁতাল হাতী পৰি ছটফটাবলৈ ধৰিলে আৰু বাকীবোৰ গুচি গ'ল। মই ততালিকে গৈ মোৰ গৰাকীক বাতৰি জনালত তেওঁ বৰ সম্ভোষ পালে। তেতিয়া দুয়ো আহি এটা গাত খানি হাতীটো পচিবলৈ বুলি মাটি দি পুতি পেলালোঁ। এই ব্যৱসায়তে মই প্ৰায় দুমাহ থাকিলোঁ আৰু প্ৰায় দিনেপতি এটাকৈ হাতী মাৰিলোঁ। এদিন ৰাতিপুৱা জাক বাঞ্ছি এজাক হাতী মই উঠি থকা গছজোপাৰ তললৈ আহি আটাইবোৰে একেলগে বৰ খঙ্গেৰে চিঞ্চিৰিবলৈ ধৰিলে। এটা ডাঙৰ দঁতালে তাৰ দাঁতেৰে গছজোপা শিপাইদি ফালি উঘালি পেলালে। গছজোপাৰ লগতে ময়ো মাটিত পৰিলোঁহি।

মই সেইখিনিতে মোৰ আধ্যা পৰিল বুলি ভাৰিলোঁ। কিন্তু বহুত পৰৰ মূৰত দেখো যে এটা হাতীয়ে শৰেৰে মোক তাৰ পিঠিলৈ তুলি ল'লে, আৰু মোক আনি এটা বহল পৰ্বতৰ ওপৰত এৰি হৈ গ'ল।

মই কেউফালে চাই দেখোঁ তাত মোৰ হাতীৰ হাড়-মূৰবোৰ ভৰি পৰি  
আছে। তেতিয়া মই জানিলোঁ, এইডোখৰেই হাতী পোতা ঠাই। তাৰ  
পাছত মই মোৰ গৰাকী সদাগৰজনৰ ঘৰৰ ফালে খোজ ল'লোঁ। মই  
তেতিয়াও জীয়াই আছোঁ বুলি তেওঁ ভবাই নাছিল, কিয়নো তেওঁ সেই  
উঘলা গছজোপা আৰু মোৰ ধনু-কাঁড় তাত নিজে দেখি  
আহিছিলগৈ। গতিকে এতিয়া তেওঁ মোক দেখিবলৈ পাই বৰ  
আচৰিত হ'ল। তেতিয়া তেওঁক মই মোৰ ঘটনাৰ সবিশেষ বিৱৰি  
জনালোঁ আৰু সেই হাতী পোতা ঠাইলৈ লৈ গ'লোঁ। সদাগৰজনে  
তেওঁৰ হাতীটো ল'লে আৰু তাতে দুয়ো যিমান পাৰিলোঁ সেই পুতি  
থোৱা হাতীবোৰ দাঁত বুটলি তাত লাদি দিলোঁ। এইদৰেই আমি  
যিমান পাৰিলোঁ হাতীদাঁত সদাগৰজনৰ ঘৰলৈ কঢ়িয়ালোঁ। তাৰ  
পাছত আন আন সদাগৰেও এই ঠাইৰ বাতৰি পাই পাৰেমানে হাতী  
দাঁত কঢ়িয়ালে। সকলো সদাগৰে মোক অশ্যে ধন্যবাদ জনালে আৰু  
নানা বহুমূলীয়া উপহাৰ আৰু অনেক ধন-সম্পত্তি দি মোৰ গৰাকী  
সদাগৰজনে মোৰ নিজ ঠাইলৈ উলটিবলৈ অনুমতি দিলে। মই  
এখন জাহাজত তাৰ বহুত হাতী দাঁত আৰু এই সকলোবোৰ বস্ত্ৰ লৈ  
নিজ দেশলৈ উলটি আহিলোঁ। তাৰ পাছত মই বেলসৰ পাই মোৰ  
সেই হাতী দাঁতবোৰ বেঢি আশাৰ অতীত ধন পালোঁ আৰু তাৰ  
পাছত বামেদি বাগদাদলৈ আহিলোঁ। খলিফাৰ গুৰিলৈ গৈ মই তেওঁৰ  
আদেশ কেনেদৰে পালন কৰিলোঁ, সকলো জনালোঁ। তেওঁ এই  
সকলোবোৰ কথা সোণৰ আখৰেৰে লিখাই তেওঁৰ বাজ কাৰেঙ্গত  
ৰখালে।

সিন্দবাদে ক'লে, “এতিয়া মোৰ অমণ কাহিনীবোৰ শেষ কৰি  
সোধোঁ—‘হিন্দ্বাদ! ইমান বিপদ-আপদৰ পাছত এতিয়া জীৱনৰ  
আবেলিত এই শান্তিময় আৰু সুখৰ জীৱন ভোগ কৰাটো জানো মোৰ  
যুক্তিসংজ্ঞত হোৱা নাই?’”

হিন্দুবাদে সেই বুঢ়া পথিকৰ হাতত সন্ধিমেৰে এটি চুমা খাই  
ক'লে, ‘আপুনি দীৰ্ঘজীৱী হৈ এই অতুল সুখ-সম্পদ ভোগ কৰক,  
এতিয়া মোৰ এই বাঞ্ছা হৈছে।’ সিন্দ্বাদে তাক কিছুমান বহুমূলীয়া  
উপহাৰ দিলে আৰু তাক খৰিভাৰী কাম এৰি দি নিতো তাতে খাবলৈ  
আহিবলৈ একেবাৰে নিমন্ত্ৰণ জনাই থ'লে।

---